

Joint Press Statement of the 5th NSA Level Meeting of the Colombo Security Conclave held on 09 - 10 March 2022, in Maldives

March 10, 2022

মালদ্বীপত 09 - 10 মাৰ্চ 2022 তাৰিখে অনুষ্ঠিত হোৱা কলম্বো সুৰক্ষা কনক্লেভৰ 5ম এনএছএ স্তৰৰ বৈঠকৰ যুটীয়া সংবাদ বিবৃতি

মাৰ্চ 10, 2022

কলম্বো সুৰক্ষা কনক্লেভৰ প্ৰতিষ্ঠাপক সদস্য, মালদ্বীপ, ভাৰত আৰু শ্ৰী লংকা আৰু এই কনক্লেভৰ নৱ সদস্য মৰিচাচৰ প্ৰতিনিধি দলসমূহে সফলতাৰে মালদ্বীপত 09 - 10 মাৰ্চ 2022 তাৰিখে অনুষ্ঠিত হোৱা 5ম ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা স্তৰৰ বৈঠকৰ সামৰণি কৰে। বাংলাদেশ আৰু চেচেলচৰ প্ৰতিনিধি দলে দৰ্শক হিচাপে অংশগ্ৰহণ কৰে।

মালদ্বীপ গণৰাজ্যৰ ৰক্ষা মন্ত্ৰী, মাননীয় মাৰিয়া আক্ষদ ডিডি; ভাৰত গণতন্ত্ৰৰ প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা, মাননীয় মিঃ অজিত ডোভাল, কেচি; শ্ৰী লংকা গণতান্ত্ৰিক সমাজবাদী গণৰাজ্যৰ ৰক্ষা মন্ত্ৰীৰ সচিব, মাননীয় জেনেৰেল কমল গুণাৰটনে (অৱসৰপ্ৰাপ্ত); আৰু মৰিচাচ গণৰাজ্যৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা, মাননীয় মিঃ কুমাৰেচান ইলাংগোৱে নিম্নলিখিত পাৰ্টটা স্তম্ভত আঞ্চলিক সুৰক্ষা উন্নত আৰু শক্তিশালী কৰাৰ বাবে সহযোগিতাৰ মূল ক্ষেত্ৰ চিনাক্ত কৰে:

- সামুদ্ৰিক নিৰাপত্তা আৰু সুৰক্ষা
- সন্ত্রাসবাদ আৰু মৌলবাদ বিৰোধিতা
- অবৈধ ব্যৱসায় আৰু বহু ৰাষ্ট্ৰজোৰা সংগঠিত অপৰাধ
- চাইবাৰ সুৰক্ষা, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ সুৰক্ষা
- মানৱতা সাহায্য আৰু বিপৰ্যয় উপশম

সদস্য দেশকেইখন সন্মত হয় এক পথ মানচিত্ৰৰ ওপৰত সহযোগিতাৰ এই স্তম্ভকেইটাৰ ওপৰত অধিক সহযোগিতা আৰু সহায়ৰ বাবে। এই পথ মানচিত্ৰই সদস্য দেশসমূহৰ মাজত ক্ষমতা নিৰ্মাণৰ সমন্বিত প্ৰতিক্ৰিয়া আৰু তথ্য প্ৰবাহ শক্তিশালী কৰাৰ প্ৰতি বলিষ্ঠ পদ্ধতি সাধন কৰিব।

বাংলাদেশৰ প্ৰতিনিধি দলৰ নেতৃত্ব কৰে মাননীয় তাৰিক আক্ৰদ চিডিকিয়ে, বাংলাদেশ প্ৰধান মন্ত্ৰীৰ
ৰক্ষা আৰু সুৰক্ষা পৰামৰ্শদাতা আৰু চেচেলচৰ প্ৰতিনিধিত্ব কৰে চেচেলচ সুৰক্ষা বাহিনীৰ প্ৰধান,
মাননীয় চাইমন আৰ্চেঞ্জ ডাইনে।

সদৃশ শংকাৰ সন্মুখীন হোৱা সামুদ্ৰিক চুবুৰীয়া হিচাপে, গোটটোৱে নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত
কৰে আঞ্চলিক শান্তি আৰু সুৰক্ষা অৰ্জনৰ বাবে সংগত যুটীয়া প্ৰচেষ্টাত লিপ্ত হোৱাৰ প্ৰতি।

নতুন দিল্লী
মাৰ্চ 10, 2022

**DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website
and may be referred to as the official press release.**